

Total number of printed pages-27

4 (Sem-5/CBCS) COM RE 5/RE 6

2022

COMMERCE

(Regular Elective)

Answer the Questions from any one Option.

OPTION-A

(Fundamental of Financial Management)

Paper : COM-RE-5056

OPTION-B

(Indirect Tax Laws)

Paper : COM-RE-5066

Full Marks : 80

Time : Three hours

***The figures in the margin indicate
full marks for the questions.***

Answer either in English or in Assamese.

Contd.

1. Answer the following as directed :

(any ten)

1×10=10

নিৰ্দেশানুযায়ী তলত দিয়াসমূহৰ উত্তৰ কৰা : (যিকোনো দহটা)

(a) Shareholders wealth in a firm is represented by :

প্ৰতিষ্ঠান এটাৰ অংশ ধাৰক সম্পদে সূচায় :

(i) the number of people employed in a firm

প্ৰতিষ্ঠানত নিয়োজিত ব্যক্তিৰ সংখ্যা

(ii) the book value of the firm's assets

প্ৰতিষ্ঠানৰ সম্পত্তিৰ লিখিত মূল্য

(iii) the amount of salary paid to its employees

ইয়াৰ কৰ্মচাৰীক প্ৰদান কৰা দৰমহাৰ পৰিমাণ

(iv) the market price per share of a firm's common stock

প্ৰতিষ্ঠানৰ সাধাৰণ ষ্টকৰ প্ৰতি অংশৰ বজাৰ মূল্য

(Choose the correct alternative)

(শুদ্ধ বিকল্পটো বাচি উলিওৱা)

(b) NPV stands for :

NPV যে সূচায় :

(i) net profitability value

প্ৰকৃত লাভযোগ্য মূল্য

(ii) net present value

প্ৰকৃত বৰ্তমান মূল্য

(iii) net purchase value

প্ৰকৃত ক্ৰয় মূল্য

(iv) None of the above

ওপৰৰ এটাও নহয়

(Choose the correct alternative)

(শুদ্ধ বিকল্পটো বাচি উলিওৱা)

(c) Capital budgeting deals with :

মূলধনী বাজেটৰ সৈতে জড়িত :

(i) cash management

নগদ পৰিচালনা

(ii) management of working capital

কাৰ্যকৰী মূলধন পৰিচালনা

(iii) managing fixed assets

স্থায়ী সম্পত্তিৰ পৰিচালনা

(iv) None of the above

ওপৰৰ এটাও নহয়

(Choose the correct alternative)

(শুদ্ধ বিকল্পটো বাচি উলিওৱা)

(d) Cost of preference share is :

অগ্রাধিকাৰযুক্ত অংশ পত্ৰৰ ব্যয় :

- (i) treated for tax
কৰৰ বাবে বিবেচনা কৰা হয়
- (ii) not treated for tax
কৰৰ বাবে বিবেচনা কৰা নহয়
- (iii) only occasionally treated for tax
কেতিয়াবাহে কৰৰ বাবে বিবেচনা কৰা হয়
- (iv) None of the above
ওপৰৰ এটাও নহয়

(Choose the correct alternative)

(শুদ্ধ বিকল্পটো বাচি উলিওৱা)

(e) Internal rate of return is the discount rate, at which

আভ্যন্তৰীণ মুনাফাৰ হাৰ হ'ল বাট্টা হাৰ, য'ত

- (i) $NPV > 0$
- (ii) $NPV < 0$
- (iii) $NPV = 0$
- (iv) None of the above

ওপৰৰ এটাও নহয়

(Choose the correct alternative)

(শুদ্ধ বিকল্পটো বাচি উলিওৱা)

(f) Dividend yield is computed as :

লভ্যাংশ উপাৰ্জন নিম্নোক্ত কোনটো উপায়ে নিৰ্ণয় কৰা হয় :

(i) dividend per share divided by the market price per share

অংশ প্ৰতি লভ্যাংশক অংশ প্ৰতি বজাৰ দৰৰ দ্বাৰা বিভাজন

(ii) dividend per share divided by face value per share

অংশ প্ৰতি লভ্যাংশক অংশ প্ৰতি অংকিত মূল্যৰ (face value) দ্বাৰা বিভাজন

(iii) total profit divided by EPS

মুঠ লাভক EPS ৰ দ্বাৰা বিভাজন

(iv) total profit divided by number of shares outstanding

মুঠ লাভক অপৰিশোধীয় (বকেয়া) অংশপত্ৰ সংখ্যাৰ দ্বাৰা বিভাজন

(Choose the correct alternative)

(শুদ্ধ বিকল্পটো বাচি উলিওৱা)

(g) Capitalisation of profit process involves issuing
লাভৰ মূলধনীকৰণ প্ৰক্ৰিয়া — বিলিকৰণৰ সৈতে জড়িত।

- (i) bond dividend
বন্ড লভ্যাংশ
- (ii) cash dividend
নগদ লভ্যাংশ
- (iii) stock dividend
ষ্টক লভ্যাংশ
- (iv) property dividend
সম্পত্তি লভ্যাংশ

(Choose the correct alternative)

(শুদ্ধ বিকল্পটো বাচি উলিওৱা)

(h) Stable dividend means :

সস্থিৰ লভ্যাংশ মানে হ'ল :

- (i) constant dividend per share
প্ৰতি অংশৰ স্থিৰ লভ্যাংশ
- (ii) constant dividend payout ratio
প্ৰতি অংশৰ প্ৰদানৰ অনুপাত
- (iii) Both (i) and (ii)
(i) আৰু (ii) দুয়োটাই
- (iv) None of the above
ওপৰৰ এটাও নহয়

(Choose the correct alternative)

(শুদ্ধ বিকল্পটো বাচি উলিওৱা)

(i) The overall cost of capital is also known as :

সম্পূৰ্ণ মূলধন ব্যয়ৰ আন এটা নাম হ'ল :

- (i) marginal cost of capital
মূলধনৰ প্ৰান্তিক ব্যয়
- (ii) variable cost of capital
মূলধনৰ পৰিবৰ্তনশীল ব্যয়
- iii) weighted cost of capital
মূলধনৰ ভাৰযুক্ত ব্যয়
- (iv) specific cost of capital
মূলধনৰ নিৰ্দিষ্ট ব্যয়

(Choose the correct alternative)

(শুদ্ধ বিকল্পটো বাচি উলিওৱা)

(j) When _____ is greater than zero, the project be accepted

(Fill in the blank)

যেতিয়া _____ শূন্যতকৈ ডাঙৰ হয়, প্ৰকল্পটোক গ্ৰহণ কৰিব লাগে।
(খালী স্থান পূৰণ কৰা)

(k) According to traditional approach. cost of capital is affected by ____.

(Fill in the blank)

পৰাম্পৰাগত পদ্ধতি অনুসৰি মূলধনৰ ব্যয় — ব
দ্বাৰা প্ৰভাৱিত হয়। (খালী স্থান পূৰণ কৰা)

(l) Retained earning donot involve any ____.

(Fill in the blank)

ধৰি ৰখা উপাৰ্জনে কোনো — জড়িত নকৰে।
(খালী স্থান পূৰণ কৰা)

(m) Investment decision is a part of ____ decision.

(Fill in the blank)

বিনিয়োগ সিদ্ধান্ত — সিদ্ধান্তৰ এটা অংশ।
(খালী স্থান পূৰণ কৰা)

(n) A finance manager is accountable for ____.

এজন বিত্তীয় পৰিচালক — ৰ কাৰণে দায়ী।

(i) earning capital assets of the company

কোম্পানীৰ মূলধনী সম্পত্তি উপাৰ্জন

(ii) effective management of a fund

পুঁজিৰ প্ৰভাৱশীল পৰিচালনা

(iii) arrangement of financial resources

বিত্তীয় সম্পদৰ ব্যৱস্থা

(iv) proper utilization of fund

পুঁজিৰ সঠিক ব্যৱহাৰ

(Choose the correct alternative)

(শুদ্ধ বিকল্পটো বাচি উলিওৱা)

(o) Write whether the following statements are true **or** false.

তলত দিয়া বিবৃতিবোৰ শুদ্ধ নে অশুদ্ধ লিখা :

(i) The profitability index or benefit-cost ratio is the relation between the present value of future net cash flow and the initial cash outlay.

ভবিষ্যতে পাবলগা প্ৰকৃত নগদ ধনৰ প্ৰবাহ আৰু
প্ৰাৰম্ভিক নগদ বিনিয়োগৰ সম্পৰ্কই হ'ল লাভ
অৰ্জনৰ সূচক (পি.আই) বা লাভ-ব্যয় অনুপাত
(বি.চি.আৰ)।

(ii) The net working capital is the excess of current assets over current liabilities.

প্ৰকৃত বা নীট চলিত মূলধন হ'ল চলিত দেনাৰ
ওপৰঞ্চি চলিত সম্পত্তিৰ পৰিমাণ।

(iii) When the company pay dividend in the form of bond, it is called property dividend.

কোম্পানীয়ে যেতিয়া বন্ডৰ ৰূপত লভ্যাংশ
দিয়ে, তেতিয়া তাক সম্পত্তি লভ্যাংশ বোলে।

(iv) When profitability index exceeds one, the proposal is rejected.

যেতিয়া profitability index একৰ
ওপৰত হয়, তেতিয়া প্ৰকল্প গ্ৰহণ কৰা নহয়।

2. Answer **any five** of the following questions in about **50** words each : $2 \times 5 = 10$

তলৰ যিকোনো পাঁচটা প্ৰশ্নৰ প্ৰত্যেকৰে প্ৰায় ৫০টা মান শব্দৰ ভিতৰত উত্তৰ লিখা :

(a) State the advisory functions of financial management.

বিত্তীয় পৰিচালকৰ উপদেশমূলক কাৰ্য উল্লেখ কৰা।

(b) State the meaning of EPS.

EPS ৰ অৰ্থ উল্লেখ কৰা।

(c) How is average collection period computed ?

গড় আদায় কাল কেনেকৈ গণনা কৰা হয়?

(d) What is the meaning of internal rate of return ?

আভ্যন্তৰীণ আয়ৰ হাৰৰ অৰ্থ কি?

(e) What is pay-back period ?

বিনিয়োগ পৰিশোধীয় কাল কি?

(f) State the use of credit policy in the context of working capital.

কাৰ্যকৰী মূলধনৰ সন্দৰ্ভত ঋণ যোগান নীতিৰ ব্যৱহাৰিক উল্লেখ কৰা।

(g) What is stock dividend ?

ষ্টক লভ্যাংশ কি?

(h) State the objectives of wealth maximisation.

সম্পদ সৰ্বাধিকৰণৰ উদ্দেশ্য উল্লেখ কৰা।

(i) What is trading on equity ?

সমাংশৰ ব্যৱসায়কৰণ কি?

(j) What is receivables management ?

প্ৰাপ্য পৰিচালনা কি?

3. Answer **any four** questions of the following in about **150** words each :

$5 \times 4 = 20$

তলৰ যিকোনো চাৰিটা প্ৰশ্নৰ প্ৰত্যেকৰে প্ৰায় 150 টা শব্দৰ ভিতৰত উত্তৰ কৰা :

(a) Why wealth maximisation is more viable goal of finance function ? Explain.

সম্পদ সৰ্বাধিকৰণক বিত্তীয় কাৰ্যৰ কিয় অধিক কাৰ্যক্ষম লক্ষ্য হয়? ব্যাখ্যা কৰা।

- (b) Explain the factors determining the capital structure.

মূলধন গঠনি নিৰ্ধাৰণকাৰী উপাদানসমূহ ব্যাখ্যা কৰা।

- (c) Mention the different types of financial decisions and examine their mutual relationship.

বিভিন্ন প্ৰকাৰৰ বিত্তীয় সিদ্ধান্তবোৰ উল্লেখ কৰা আৰু এইবোৰৰ পাৰস্পৰিক সম্বন্ধ পর্যালোচনা কৰা।

- (d) State the manner of computation of the cost of equity and debt capital.

সমাংশ (ইকুইটি) আৰু ঋণ মূলধনৰ ব্যয় নিৰ্ধাৰণ পদ্ধতি উল্লেখ কৰা।

- (e) Distinguish between financial leverage and operating leverage.

বিত্তীয় লিভাৰেজ আৰু অপাৰেটিং লিভাৰেজৰ প্ৰভেদবোৰ লিখা।

- (f) State the circumstances which warrants issue of bonus shares.

কি কি পৰিস্থিতিত বোনাচ অংশপত্ৰ বিলি কৰাৰ আৱশ্যক হয় উল্লেখ কৰা।

- (g) What are the adverse effects of excessive working capital in a firm?

প্ৰতিষ্ঠান এখনৰ অত্যাধিক কাৰ্যকৰী মূলধনৰ প্ৰতিকূল প্ৰভাৱ কি?

- (h) Ganesh Ltd. expects its cost of goods sold for the year 2017-18 to be Rs. 500 lakhs. The expected operating cycle is 90 days. It wants to keep a minimum cash balance of Rs. 1.5 lakhs. What is the expected working capital requirement? Assume a year consists of 360 days.

গণেশ লিমিটেডেৰ 2017-18 বৰ্ষৰ সামগ্ৰী বিক্ৰীৰ আশা কৰা ব্যয় হ'ল Rs. 500 লাখ। সম্ভাৱ্য অপাৰেটিং চক্ৰ হ'ল 90 দিন। Rs. 1.5 লাখ হ'ল তেওঁলোকে ৰাখিব বিচৰা সৰ্বনিম্ন নগদ ধন। তেওঁলোকৰ প্ৰয়োজনীয় কাৰ্যকৰী মূলধনৰ পৰিমাণ কিমান হয়? ধৰা হওক এটা বছৰত 360 দিন।

4. Answer **any four** of the following questions in about **600** words each : $10 \times 4 = 40$

তলৰ যিকোনো চাৰিটা প্ৰশ্নৰ প্ৰত্যেকৰে প্ৰায় ৬০০টা মান শব্দৰ ভিতৰত উত্তৰ কৰা :

- (a) Discuss the scope and objectives of financial management.

বিত্তীয় পৰিচালনাৰ পৰিসৰ আৰু উদ্দেশ্যবোৰ বৰ্ণনা কৰা।

- (b) Give a critical analysis of net present value (NPV) vs. internal rate of return (IRR).

Internal rate of return (IRR) বনাম net present value (NPV) ৰ মাজত এক সমালোচনামূলক বিশ্লেষণ দিয়া।

- (c) Discuss the modern method of capital budgeting.

মূলধনী বাজেটৰ আধুনিক পদ্ধতি আলোচনা কৰা।

- (d) Identify and discuss the factors affecting a firm's dividend and retention of earning policy.

এটা প্ৰতিষ্ঠানৰ লভ্যাংশ আৰু আয় ধাৰণ কৰা নীতিৰ ক্ষেত্ৰত প্ৰভাৱিত উপাদানসমূহ চিনাক্ত আৰু আলোচনা কৰা।

- (e) Discuss **any two** theories of capital structure.

মূলধন সংগঠনৰ যিকোনো দুটা সূত্ৰ বৰ্ণনা কৰা।

- (f) What is inventory management? Explain the various tools and techniques used for inventory management. $2+8=10$

মজুত ব্যৱস্থাপনা কি? মজুত ব্যৱস্থাপনাত ব্যৱহাৰ কৰা বিভিন্ন আহিলা আৰু কৌশলসমূহ ব্যাখ্যা কৰা।

- (g) Discuss the forecasting techniques of working capital requirement of a firm.

এটা ব্যৱসায় প্ৰতিষ্ঠানৰ কাৰ্যকৰী মূলধনৰ প্ৰয়োজনীয়তা আগতিয়াকৈ নিৰ্ধাৰণ কৰা পদ্ধতিসমূহ আলোচনা কৰা।

- (h) Elaborate the Modigliani and Miller hypothesis of dividend decisions. Examine its validity.

লভ্যাংশ বিতৰণৰ সিদ্ধান্তৰ ক্ষেত্ৰত Modigliani আৰু Miller ধাৰাৰ বিষয়ে আলোচনা কৰা। ইয়াৰ বাস্তব গ্ৰহণযোগ্যতা বিশ্লেষণ কৰা।

- (i) What do you understand by cash management? How can it be undertaken? $2+8=10$

নগদ ব্যৱস্থাপনা বুলিলে কি বুজা? ইয়াক কেনেকৈ অৱলম্বন কৰা হয়।

- (j) A company is considering to purchase one of the following two computers, the details of which are given below :

কোম্পানী এটাই দুটা কম্পিউটাৰৰ মাজৰ পৰা এটা কম্পিউটাৰ কিনাৰ সিদ্ধান্ত ললে। কম্পিউটাৰ দুটাৰ বিৱৰণ তলত দিয়া হ'ল :

Year	Cash inflow (in. Rs.)		Discount factor @ 10%
	Computer A	Computer B	
1st	20,000	22,000	0.909
2nd	24,000	40,000	0.826
3rd	26,000	8,000	0.751
4th	18,000	20,000	0.683
5th	12,000	10,000	0.621

Cost of the computer A and computer B are Rs. 55,000 each.

কম্পিউটাৰ A আৰু কম্পিউটাৰ B দুয়োটাৰে প্ৰতিটোৰ মূল্য হ'ল Rs. 55,000।

Calculate net present value and suggest which one should be purchased by the management of the company.

ওপৰৰ তথ্যখিনিৰ আধাৰত প্ৰকৃত বৰ্তমান মূল্য গণনা কৰা আৰু কোনটো কম্পিউটাৰ কোম্পানীটোৱে কিনা উচিত হ'ব, পৰামৰ্শ আগবঢ়োৱা।

OPTION-B

(Indirect Tax Laws)

Paper : COM-RE-5066

1. Answer **any ten** questions as directed:

1×10=10

নিৰ্দেশ অনুসৰি যিকোনো দহটা প্ৰশ্নৰ উত্তৰ লিখা :

- (i) GSTIN is a ____ digit alphanumeric number. (Fill in the blank with appropriate word/words)

GSTIN হল এটা ____ সংখ্যাৰ বৰ্ণ-সংখ্যাৰ নম্বৰ।

(উপযুক্ত শব্দৰে খালি ঠাই পূৰণ কৰা)

- (ii) GST removes ____ effect of tax. (Fill in the blank with appropriate word/words)

GST-এ কৰৰ ____ প্ৰভাৱ দূৰ কৰে।

(উপযুক্ত শব্দৰে খালি ঠাই পূৰণ কৰা)

- (iii) The burden of GST is borne by State Government. (State whether the statement is true or false)

GST-ৰ বোজা ৰাজ্য চৰকাৰে বহন কৰে।

(উক্তিটো শুদ্ধ নে অশুদ্ধ উল্লেখ কৰা)

- (iv) Customs duty is a form of _____ tax.
(Fill in the blank with appropriate word/words)

সীমা শুল্ক হ'ল এক ধৰণৰ — কৰ।
(উপযুক্ত শব্দৰে খালি ঠাই পূৰণ কৰা)।

- (v) GST was introduced in India with effect from 1st April, 2017. (State whether the statement is true or false)

ভাৰতবৰ্ষত GST 2017 চনৰ পহিলা এপ্রিল তাৰিখৰ
পৰা প্ৰণয়ন কৰা হয়।
(উক্তিটো শুদ্ধ নে অশুদ্ধ উল্লেখ কৰা)

- (vi) GST is a _____ based tax. (Fill in the blank with appropriate word/words)

GST হ'ল এটা — ভিত্তিক কৰ।
(উপযুক্ত শব্দৰে খালি ঠাই পূৰণ কৰা)

- (vii) Customs duty is levied by State Government. (State whether the statement is true or false)

সীমা শুল্ক ৰাজ্য চৰকাৰৰ দ্বাৰা আৰোপ কৰা হয়।
(উক্তিটো শুদ্ধ নে অশুদ্ধ উল্লেখ কৰা)।

- (viii) _____ is the first country to implement GST in the year 1954. (Fill in the blank with appropriate word/words)

— হৈছে প্ৰথমখন দেশ যিয়ে 1954 চনত GST
প্ৰণয়ন কৰিছিল। (উপযুক্ত শব্দৰে খালি ঠাই পূৰণ কৰা)

- (ix) The alphabet 'I' in IGST indicates _____.
(Fill in the blank with appropriate word/words)

IGST-ৰ মাজত থকা 'I' বৰ্ণটোয়ে — সূচায়।
(উপযুক্ত শব্দৰে খালি ঠাই পূৰণ কৰা)

- (x) GST is a regressive tax system. (State whether the statement is true or false)

GST হ'ল এটা হ্ৰাসমুখী কৰ ব্যৱস্থা।
(উক্তিটো শুদ্ধ নে অশুদ্ধ উল্লেখ কৰা)

- (xi) GST is a multi-point tax system. (State whether the statement is true or false)

GST-হ'ল এটা বহু-স্তৰীয় কৰ ব্যৱস্থা।
(উক্তিটো শুদ্ধ নে অশুদ্ধ উল্লেখ কৰা)

- (xii) Assam VAT Act, 2003 came into effect from 1st day of April, 2005. (State whether the statement is true or false)

অসম VAT আইন, 2003 পহিলা এপ্রিল, 2005
তাৰিখৰ পৰা কাৰ্যকৰী হৈছিল।
(উক্তিটো শুদ্ধ নে অশুদ্ধ উল্লেখ কৰা)

(xiii) VAT is a type of ___ tax. (Fill in the blank with appropriate word/words)

VAT হ'ল এক ধৰণৰ — কৰ।

(উপযুক্ত শব্দৰে খালি ঠাই পূৰণ কৰা)

(xiv) Central excise duty is levied and collected by ___. (Fill in the blank with appropriate word/words)

কেন্দ্ৰীয় আবকাৰী শুল্ক — ৰ দ্বাৰা আৰোপ আৰু সংগ্ৰহ কৰা হয়। (উপযুক্ত শব্দৰে খালি ঠাই পূৰণ কৰা)

(xv) Under the Customs Act, 1962, 'prohibited goods' cannot be exported. (State whether the statement is true or false)

সীমা শুল্ক আইন, 1962-ৰ অধীনত 'নিষিদ্ধ বস্তু' বপ্তানি কৰিব পাৰা না যায়।

(উক্তিটো শুদ্ধ নে অশুদ্ধ উল্লেখ কৰা)

(xvi) The liability to pay central excise duty vests on the ___ of the goods. (Fill in the blank with appropriate word/words)

কেন্দ্ৰীয় আবকাৰী শুল্ক আদায় দিয়াৰ দায়িত্ব বস্তুৰ — ৰ ওপৰত ন্যস্ত কৰা হৈছে।

(উপযুক্ত শব্দৰে খালি ঠাই পূৰণ কৰা)

(xvii) Registration under the GST Act is ___ based. (Fill in the blank with appropriate word/words).

GST আইনৰ অধীনত পঞ্জীয়ন হ'ল — ভিত্তিক।

(উপযুক্ত শব্দৰে খালি ঠাই পূৰণ কৰা)

(xviii) A person registered under composition scheme cannot claim input tax credit. (State whether the statement is true or false).

Composition scheme-ৰ অধীনত পঞ্জীভুক্ত এজন ব্যক্তি input tax credit দাবী কৰিব নোৱাৰে।

(উক্তিটো শুদ্ধ নে অশুদ্ধ উল্লেখ কৰা)

2. Answer **any five** questions : 2×5=10

যিকোনো পাঁচটা প্ৰশ্নৰ উত্তৰ লিখা :

(i) What is indirect tax ?

পৰোক্ষ কৰ মানে কি হয়?

(ii) What is VAT ?

VAT মানে কি হয়?

(iii) Briefly explain the meaning of 'excisable goods'.

আবকাৰী কৰযোগ্য বস্তুৰ অৰ্থ চমুকৈ ব্যাখ্যা কৰা।

(iv) Explain the meaning of 'factory' as per the provisions of the Central Excise Act, 1944.

কেন্দ্ৰীয় আবকাৰী আইন, 1944-ৰ ধাৰা মতে 'কাৰখানা'-ৰ অৰ্থ ব্যাখ্যা কৰা।

(v) Mention *any two* objectives of levying customs duty.

সীমা শুল্ক আৰোপ কৰাৰ যিকোনো দুটা উদ্দেশ্য উল্লেখ কৰা।

(vi) Explain the meaning of 'Territorial Waters' under the Customs Act, 1962?

সীমা শুল্ক আইন, 1962-ৰ অধীনত, 'Territorial Waters'-ৰ অৰ্থ ব্যাখ্যা কৰা।

(vii) Explain the meaning of GST.

GST-ৰ অৰ্থ ব্যাখ্যা কৰা।

(viii) Mention *any two* benefits of dual GST.

দ্বৈত GST-ৰ যিকোনো দুটা সুবিধা উল্লেখ কৰা।

(ix) Explain the meaning of input tax credit.

ইনপুট ট্যাক্স ক্রেডিট-ৰ অৰ্থ ব্যাখ্যা কৰা।

(x) What is inter-state supply under GST?

GST-ৰ অধীনত আন্তঃৰাজ্যিক যোগান মানে কি হয়?

3. Answer *any four* questions : 5×4=20

যিকোনো চাৰিটা প্ৰশ্নৰ উত্তৰ লিখা :

(i) Briefly explain *any five* advantages of VAT.

VAT-ৰ যিকোনো পাঁচটা সুবিধা চমুকৈ ব্যাখ্যা কৰা।

(ii) Write a short note on valuation of excisable goods.

আবকাৰী কৰযোগ্য বস্তুৰ মূল্যায়ন-ৰ ওপৰত এটা চমু টোকা লিখা।

- (iii) Explain the meaning of 'Baggage' as per the provisions of the Customs Act, 1962.

সীমা শুল্ক আইন, 1962-ৰ ধাৰা মতে 'ব্যাগেজ'ৰ অৰ্থ ব্যাখ্যা কৰা।

- (iv) What is composition scheme in GST?

GST-ৰ অধীনত composition scheme মানে কি হয়?

- (v) Briefly explain the conditions for claiming input tax credit under GST.

GST-ৰ অধীনত ইনপুট ট্যাক্স ক্রেডিট দাবী কৰাৰ বাবে চৰ্তসমূহ চমুকৈ ব্যাখ্যা কৰা।

- (vi) Briefly explain the rate structure of GST.

GST-ৰ দৰ গঠন-প্ৰণালী চমুকৈ ব্যাখ্যা কৰা।

- (vii) Write a note on the constitution of GST Council.

GST-ৰ সংগঠনৰ ওপৰত এটা টোকা লিখা।

- (viii) Write a note on the threshold limits for registration under GST.

GST-ৰ অধীনত পঞ্জিয়নৰ বাবে প্ৰান্তিক সীমাৰ ওপৰত এটা টোকা লিখা।

4. Answer **any four** questions : 10×4=40

যিকোনো চাৰিটা প্ৰশ্নৰ উত্তৰ লিখা :

- (i) Write a note on the taxability of alcohol and petroleum products under VAT.

VAT-ৰ অধীনত সুৰা আৰু পেট্ৰল-জাত দ্ৰব্যসমূহৰ কৰযোগ্যতাৰ ওপৰত এটা টোকা লিখা।

- (ii) Describe the history of indirect taxes in India.

ভাৰতবৰ্ষত পৰোক্ষ কৰসমূহৰ ইতিহাস বৰ্ণনা কৰা।

- (iii) Explain the procedure of registration under the Central Excise Act.

কেন্দ্ৰীয় আবকাৰী আইনৰ অধীনত পঞ্জিয়নৰ পদ্ধতি ব্যাখ্যা কৰা।

(iv) Write a brief note on the history of Central excise law in India.

ভাৰতবৰ্ষত কেন্দ্ৰীয় আবকাৰী আইনৰ ইতিহাসৰ ওপৰত এটা চমু টোকা লিখা।

(v) Briefly explain *any five* types of customs duties.

যিকোনো পাঁচ প্ৰকাৰৰ সীমা শুল্ক চমুকৈ ব্যাখ্যা কৰা।

(vi) Briefly explain the export procedure under the Customs Act, 1962.

সীমা শুল্ক আইন, 1962-ৰ অধীনত ৰপ্তানি পদ্ধতি চমুকৈ ব্যাখ্যা কৰা।

(vii) (a) Explain the concept of dual GST Model. 5

দ্বৈত GST আৰ্হি-ৰ ধাৰণা ব্যাখ্যা কৰা।

(b) Write a note on the commodities which are kept outside the scope of GST. 5

GST-ৰ পৰিসৰৰ বাহিৰত থকা দ্ৰব্যসমূহৰ ওপৰত এটা টোকা লিখা।

(viii) Write a brief history on the introduction of goods and services tax in India.

ভাৰতবৰ্ষত বস্তু আৰু সেৱা কৰ কাৰ্যকৰী কৰাৰ এটা চমু ইতিহাস লিখা।

(ix) Explain the advantages of registration under GST.

GST-ৰ অধীনত পঞ্জিয়ন কৰাৰ সুবিধাসমূহ ব্যাখ্যা কৰা।

(x) Briefly explain the various types of assessment under GST.

GST-ৰ অধীনত বিভিন্ন প্ৰকাৰৰ কৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াবোৰ চমুকৈ ব্যাখ্যা কৰা।